FINANCIAL EXPRESS

Onion seed prices soar in Maha on acute shortage

tion of better prices.

at the NHRDF, attributed the

seed shortage to unseasonal

rains last year. "The seed pro-

duction programme for the

summer crop is usually

undertaken in November or

October. Last year, extended

monsoons damaged nurs-

eries. Moreover, farmers who

usually store seeds for the

next season were forced to go

in for re-sowing operations

due to this rain. More impor-

tantly, onion prices were very

high during October and

November last year and farm-

ers ended up selling their

NANDA KASABE

Pune, August 26 **ONION FARMERS IN Maha-**

rashtra are facing a severe shortage of summer onion seeds. With the monsoons in full swing, sowing has picked up pace and farmers are being forced to purchase seeds at double prices due to the shortage.

Packets of onion seed that were priced at ₹1,500 per kg same time last year are now being sold at ₹3,000-3,500 per kg, senior officials of the state agricultural department said. The shortage is to the extent of 40-45%, officials at the National Horticulture Research and Development Foundation (NHRDF) said.

For the first time, farmers ended up crowding NHRDF centres in Nashik to purchase seeds, and the help of the police had to be sought to prevent crowding, local technical



The NHRDF also put a cap on the sale of seeds at 2 kg.

PK Gupta, acting director of the NHRDF, told *FE* that farmers had ended up selling onion seeds during November-December at ₹100-120 per kg when prices were high due to short supply. They were uncertain of getting a good price later and therefore offloaded their stocks. They

Our Core Business:

Hydro Power

Wind Power

Solar Power

Thermal Power

Power Transmission

Developing Hydro Power

Plants in Nepal & Bhutan

also planted less onion, he said. Moreover, due to the lockdown, technical officers could not reach out to the field to ensure adequate supply of seeds for this season, Gupta said.

According to the data received by the NHRDF, around 35,000 hectare come under summer onion cultivation and 40% of this crop has been destroyed due to heavy

rains. Gupta said when he had stocks since they were getting noticed the shortage, he good prices," he said. alerted the Union agriculture companies "Private secretary, and as a result the account for 30-35% of the

seed availability while farmgovernment issued a notification banning export of onion ers account for the remaining seeds from February. The 70% seed supply. Of the summer onion crop has a organised sector, NHRDF shelf life of six months and is accounts for 80% of the supstored by farmers in anticipaply", Rayate said. Around 12,000 tonne of BP Rayate, technical officer

onion seeds are required every year for sowing operations. Of this, the rabi crop accounts for 7,200 tonne and the remaining 4,800 tonne is used kharif crop, according to NHRDF estimates.

Seed manufacturers said onion prices were ₹70-100 per kg in November-December last and farmers planted less since prices were high. Rains during March and April this year also affected nurseries and 50% of the crop was damaged, Prabhakar Sindhe of Panchganga Seeds said.

Bharat Dighole, president of the Maharashtra Rajya Kanda Utpadak Shetkari Sanghatana, urged the government to stop export of onion seeds. According to him, seed companies export onion seeds to nearly 20 countries every year, and despite the shortage this kharif season, they have decided to continue export.

The spokesperson of the farmer outfit, Shailesh Patil, alleged that a cartel of some 12-13 seed companies in the state had created an artificial shortage and were forcing farmers to buy seeds at double the rates.

The Sanghatana had approached MPs of the state, and Amol Kohle, Nationalist Congress Party (NCP) MP from Shirur Taluka, has written to Union agriculture minister Narendra Singh Tomar to look into the issue.

BoI to seek shareholders' nod for raising up to ₹16,000 cr

PRESS TRUST OF INDIA New Delhi, August 26

STATE-RUN BANK OF India (BoI) on Wednesday said it plans to raise up to ₹16,000 crore through issuance of shares and bonds. It will seek shareholders' approval at its extraordinary general meeting on September 19, the lender said in a regulatory

The bank said it plans to issue fresh equity shares up to an amount of ₹8,000 crore in such a way that the government's shareholding does not fall below 51%.

It will also seek the approval for issuing perpetual debt instruments, including nonconvertible debentures (NCDs), for an amount not exceeding ₹8,000 crore.

The lender said the allotment of securities shall be through qualified institutional placement (QIP), public issue, rights issue, private placement or other mode of issue, with or without the over-allotment

option. Explaining the rationale behind the proposed fund mop-up, it said the banking system has been implementing Basel-III guidelines since April 2013 in a phased manner and the norms are to be fully implemented by September

30,2020. "The bank has been growing very diligently and cautiously for the last many years and there is constant requirement of capital. In order to meet this growing requirement, the bank needs longterm capital," it said.

एसजेवीएन लिमिटेड SJVN Limited

भारत सरकार एवं हिमाचल प्रदेश सरकार का संयुक्त उपक्रम) (A Joint Venture of Govt. of India & Govt. of H.P.) CIN No. L40101HP1988GOI008409

GATEway to a Successful Beginning and Growth Recruitment of Executive Trainees Through GATE

Opportunity:

Candidates from following disciplines can apply: • Civil

 Mechanical Electrical Information Technology Electronics & Communication

For details, please visit Career Page of our website www.sjvn.nic.in OUR SHARED VISION

5000 MW by 2023, 12000 MW by 2030, 25000 MW by 2040.

MEGH MAYUR INFRA LIMITED

(Formerly Poddar Infrastructure Limited and before that known as Transoceanic Properties Limited) (CIN: L51900MH1981PLC025693) Regd Office: 208, Lalji Shopping Centre, S.V. Road, Borivali (West), Mumbai-400092 Tel: +91 022-28993841 ,E-mail: grievances@meghmayur.com Website: www.meghmayurinfra.com **NOTICE TO SHAREHOLDERS**

Notice is hereby given that 39th Annual General Meeting (AGM) of the Company will be held at the Registered Office of the Company at 208, Lalji Shopping Centre, S.V. Road, Borivali (West), Mumbai-400 092 on Wednesday, 23rd September, 2020 at 11.30 a.m. to transact the business as set out in the Notice of AGM which along with Annual Report 2019-2020 has been sent electronically to those members who have registered their email addresses with Company Depository Participants and for other members, physically at their registered addresses. Any Member desirous of receiving a physical copy of the Annual Report, is requested to contact the Company. 39th Annual Report is also available on Company's website a www.meghmayurinfra.com and on the website of NSDL at www.evoting.nsdl.com

The Register of Members and Share Transfer Books of the Company will remain closed from Wednesday, September 16, 2020 to Wednesday, September 23, 2020 (both days inclusive) for the purpose of AGM to the members whose names appear in the Register of Members as on

Pursuant to Section 108 of the Companies Act, 2013 ("Act") and Regulation 44 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 ("LODR"), the Company is offering e-voting facility to its Members in respect of the business to be transacted at its 39th

The Company has engaged services of its Registrar and Transfer Agents 'Satellite Corporate Services Pvt. Ltd.' as the authorized agency to provide the e-voting facility to its Members. The cut-off date for determining the eligibility to vote by electronic means and poll is Wednesday, 16th September, 2020. The communication relating to remote e-voting containing User Id and Password Pin along with a copy of the Notice convening the Meeting has been dispatched to

Members holding shares either in physical form or in dematerialized form may cast their vote electronically for which remote e-voting will commence from 9.00 a.m. (IST) on Saturday, September 19, 2020 up to 5.00 p.m. (IST) on Tuesday, September 22, 2020. Remote e-voting shall not be allowed beyond the said time and dates. Any person, who acquires shares of the Company and becomes a member of the Company after dispatch of notice and holding shares as of cut-off date i.e. September 16, 2020 may obtain login ID and password by sending an email to evoting@nsdl.co.in or SaritaM@nsdl.co.in by mentioning his Folio No./DP ID and Client ID. However, if he is already registered with NSDL for remote e-voting then he can use

his existing user ID and password for casting his vote. Pursuant to Section 107 of the Act, voting through polling paper shall also be made available to those Members who attend the AGM and have not cast their vote by e-voting. A member may participate in the meeting even after exercising his right to vote through remote e-voting but shall not be allowed to vote again at AGM.

In case of any query, you may refer Frequently Asked Questions (FAQs) and e-voting user manual for Shareholders available at the Downloads section of "https://www.evoting.nsdl.com" or contact Ms. Sarita Mote Assistant Manager, SaritaM@nsdl.co.in/ www.nsdl.co.in or on Phone No: 022-24994890

For MEGH MAYUR INFRA LIMITED

Date: 26th August, 2020

(10)

Managing Director

Mitul Shah

AKSH OPTIFIBRE LIMITED

Regd. Office: F-1080, RIICO Industrial Area, Phase -III, Bhiwadi -301019, Rajasthan Phone No.: 91-1493-220763, 221333, Fax No.: 91-1493-221329 Corporate Office: A-32, 2nd Floor, Mohan Co-operative Industrial Estate Mathura Road, New Delhi- 110044 Tel: No. 011-49991700, Fax No. 011-49991800

Information regarding 33rd Annual General Meeting to be held through Video Conferencing/Other Audio Visual Means

E-mail: investor.relations@akshoptifibre.com Website: www.akshoptifibre.com

The 33rd Annual General Meeting ("AGM") of the members of Aksh Optifibre Limited ("the Company") will be held on 11:30 A.M. on Monday, September 21, 2020, through video conferencing("VC") / other audio visual means ("OVAM), in compliance with the applicable provisions of the Companies Act, 2013 read with General Circular no. 20/2020 dated May 5 2020, General Circular no. 14/2020 dated April 8, 2020 and General Circular no. 17/2020 dated April 13, 2020 issued by Ministry of Corporate Affairs, Government of India (hereinafter collectively referred to as "MCA Circulars"), the SEBI (Listing Obligations and Disclosure nts) Regulations, 2015 and Circular no. SEBI/HO/CFD/CMD1/CIR/P/2020/79 date May 12, 2020 ("SEBI Circular"), to transact the business as set out in the notice of AGM.

In compliance with the above circulars, electronic copies of the Notice of the AGM along with the Annual Report of the Company for financial year 2019-20 will be sent only through email to those members whose email addresses are registered with the Company/ Depositor Participant(s). These documents will also be available on the website of the Company a www.akshoptifibre.com, the website of the Stock Exchanges i.e. BSE Limited at www.bseindia.com and National Stock Exchange of India Limited at www.nseindia.com and the Company's RTA (https://evoting.karvy.com/public/Downloads.aspx). The Company is providing to its members a facility to exercise their right to vote on resolutions

proposed to be considered at the AGM by electronic means ("E-voting") and the business set out in the Notice of AGM may be transacted through E-Voting. The Company has engaged KFin to provide the facility of remote E-voting and facility of E-voting to the members participating in the AGM through VC/OAVM. The Members will be provided with a facility to attend the AGM through VC/OAVM through KFin e-Voting System. Members may access the same at http:// evoting karvy.com under shareholder/member login by using the remote E-voting credentials The process and manner of remote E-voting, attending the AGM through VC/OAVM and Evoting during AGM, for members holding shares in demat form or physical form and for the members who have not registered their email address, has been provided in the Notice of

A member whose email address is not registered with the Company/ Depository Participant(s) and who wish to receive through email, the notice of AGM and Annual Report 2019-2020 and obtain User ID and password to participate in the AGM through VC/OAVM and vote through E. voting system in the AGM or through remote E-voting can get his/her/its email address registered by following the procedure mentioned below:

- For Members holding shares in physical form, please send scan copy of a signed request letter mentioning your folio number, complete address, email address to be registered along with scanned self attested copy of the PAN and any document (such as Driving License, Passport, Bank Statement, AADHAR) supporting the registered address of the
- Member, by email to einward.ris@kfintech.com. For the Members holding shares in demat form, please update your email address through your respective Depository Participant/s.
- Members who have not registered their e-mail address and, therefore, are not able to receive the Annual Report, Notice of e-AGM and e-voting instructions, may temporarily get their email address and mobile number registered with the Company's RTA, KFinTech by accessing the link https://ris.kfintech.com/email_registration.

for Aksh Optifibre Limited

Place: Noida Date: August 25, 2020

Gauray Mehta Chief-Corporate Affairs & Company Secretary

GREENPANEL

GREENPANEL INDUSTRIES LIMITED Registered Office: Makum Road, Tinsukia, Assam-786125, India Corporate Office: Thapar House, 2nd Floor, 163, S.P. Mukherjee Road, Kolkata-700026, India Phone No. (033)-4084-0600, Fax No.: (033) 2464-5525 CIN: L20100AS2017PLC018272

Email: investor.relations@greenpanel.com; Website: www.greenpanel.com NOTICE OF 3⁸⁰ ANNUAL GENERAL MEETING AND E-VOTING INFORMATION

Notice is hereby given that the 3" Annual General Meeting ("the AGM") of the Members of Greenpanel Industries Limited ("the Company") will be held on Friday, September 18, 2020 at 11.00 A.M. (IST) through Video-Conference ("VC")/ Other Audio-Visual Means ('OAVM') to transact the business(es) as set out in the notice of the AGM. The Notice of the AGM and Annual Report for the financial year ended March 31, 2020 have been sent electronically on August 19, 2020 to those Members who have registered their e-mail addresses with the Company/Company's Registrar and Transfer Agents ('RTA')/ Depository Participant and whose name appears in the register of members as on the close of the business hours of August 14, 2020. Physical copy of the aforesaid documents are not being sent to the Member in accordance with General Circulars Nos. 14/2020 dated April 8, 2020, 17/2020 dated April 13, 2020 and 20/2020 dated May 5, 2020, issued by the Ministry of Corporate Affairs and Circular No. SEBI/HO/CFD/CMD/1/CIR/P/2020/79 dated May 12, 2020. issued by the Securities and Exchange Board of India

In compliance with the provisions of Section 108 of the Companies Act, 2013 read with Rule 20 of the Companies (Management and Administration) Rules, 2014 as amended by the Companies (Management and Administration) Amendment Rules, 2015, and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Company is pleased to provide to its Members facility to exercise their right to vote by electronic means in respect of the businesses to be transacted at the AGM through remote evoting facility (i.e. voting electronically from a place other than the venue of AGM) and e-voting at the AGM and the same will be provided by Central Depository Services (India) Limited (CDSL). All the Members are

- a) The remote e-voting period shall commence at 09:00 a.m. IST on September 15, 2020 and ends at 5:00 p.m. IST on September 17, 2020. The facility for remote e-voting shall be discontinued
- Members of the Company holding shares either in physical form or dematerialized form as on the cut-off date i.e. September 11, 2020 only shall be entitled to avail the facility of remote e-voting as well as
- Any person, who acquires shares of the Company and becomes Member of the Company after sending of the Notice of the AGM and holding shares as on the cut-off date i.e. September 11, 2020, needs to refer the instruction given in the Notice which is available on the website of the Company i.e. www.greenpanel.com regarding login ID and password and may also contact the Company's RTA for any query or assistance in this regard.
- Members of the Company, holding shares either in physical form or in dematerialized form, as on the close of the working hours of the aforesaid cut-off date and not casting their vote by way of remote evoting, may cast their vote at the AGM through e-voting system.
- A Member may participate in the Meeting even after exercising his right to vote through remote e-voting but shall not be allowed to vote
- Once the vote is cast by the Member, the same shall not be allowed to be changed subsequently or cast again.
- The notice of AGM is available on the Company's website www.greenpanel.com, on the website of the BSE Limited at www.bseindia.com & National Stock Exchange of India Limited at www.nseindia.com and also on the website of CDSL at
- For any queries or issues regarding attending AGM & e-Voting from the e-Voting System, the Members may refer to the Frequently Asked Questions and e-voting user manual available at www.evotingindia.com under help section or write an email to helpdesk.evoting@cdslindia.com or contact Mr. Nitin Kunder (022-23058738) or Mr. Mehboob Lakhani (022-23058543) or Mr. Rakesh Dalvi (022-23058542).

Date : August 26, 2020 Place: Kolkata

For Greenpanel Industries Limited Lawkush Prasad Company Secretary & AVP-Legal

Selan Exploration Technology Limited Regd. Office: J-47/1, Shyam Vihar, Dindarpur, Najafgarh, New Delhi-110043

CIN: L74899DL1985PLC021445; Website: www.selanoil.com E-mail: investors@selanoil.com; Tele Fax No.: 0124-4200326 NOTICE FOR ANNUAL GENERAL MEETING

Notice is hereby given that the Thirty Fifth Annual General Meeting (AGM) of the Company will be held on Wednesday, 23 September 2020 at 09:30 A.M. through Video Conferencing (VC) / Other Audio Visual Means (OAVM) facility in compliance with the applicable provisions of the Companies Act, 2013 framed thereunder and the SEBI (Listing Obligations and Disclosure Requirements) Regulations 2015 read with General Circular Nos. 14/2020, 17/2020 and 20/2020 dated 8 April 2020, 13 April, 2020 and 5 May, 2020 respectively issued by the Ministry of Corporate Affairs and Circular No. SEBI/HO/CFD/CMD1/CIR/ P/2020/79 dated 12 May 2020 issued by the Securities and Exchange Board of India (SEBI Circular), without the physical presence of Members at a common venue to transact the business stated in the Notice of the Thirty Fifth AGM.

Dispatch of the Notice of the AGM together with the Annual Report for the Financial Year 2019-2020 has been completed on 25 August 2020 to members by electronic mode whose e-mail ids are registered with the Company or Depository Participant(s). Members can join and participate in the 35" AGM through VC/OAVM facility only. The instructions for joining the 35th AGM and the manner of participation in the remote electronic voting or casting vote through the e-voting system during the 35" AGM are provided in the Notice of the 35" AGM. The Annual Report for Financial Year 2019-20 is available and can be downloaded from the Company's website https://www.selnaoil.com and the website of National Securities Depository Limited (NSDL)

Book Closure: Pursuant to Section 91 of the Companies Act, 2013, the Register of Members and Share Transfer Books of the Company will remain closed from Wednesday, 16 September 2020 to Wednesday, 23 September 2020 (both days

E-voting: Pursuant to the provisions of Section 108 of the Companies Act, 2013 read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended by the Companies (Management and Administration) Amendment Rules, 2015, Secretarial Standard -2 and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Company is offering remote E-voting facility to its Members in respect of businesses to be transacted at the 35" AGM.

- Details of E-voting schedule are as under:
- The cut-off date: Wednesday, 16 September 2020 Date & time of commencement of E-voting: Sunday, 20 September 2020 at
- Date & time of end of E-voting: Tuesday, 22 September 2020 at 5:00 P.M.
- E-voting shall not be allowed beyond the date & time mentioned above. Please note that a person whose name is recorded in the register of members or

in the register of beneficial owners maintained by the Depositories as on the cut-off date only shall be entitled to avail the facility of remote E-voting as well Any person, who acquires shares of the Company and becomes a member of the Company after dispatch of the Notice of AGM and is holding shares as on the

sending request at evoting@nsdl.co.in or helpdeskdelhi@mcsregistrars.com. However, if a person is already registered with NSDL for E-voting then existing user ID and password can be used for casting vote. The Members who have cast their votes by remote e-voting prior to the AGM may also attend/participate in the AGM through VC/OAVM but shall not be

cut-off date i.e. 16 September 2020, may obtain the login ID and password by

The Notice of the AGM is available on NSDL website: https://www.evoting.nsdl.com. The Annual Report alongwith Notice is also available on the Company's website, i.e. www.selanoil.com. Attention is also invited to Notes to the 35" AGM Notice,

giving instructions on how the business of the Meeting is to be transacted through electronic voting system. In case of any queries, you may refer to the "Frequently Asked Questions (FAQs)" and "E-voting user manual" for shareholders available at the Downloads section of https://www.evoting.nsdl.com or contact NSDL at e-mail id:

evoting@nsdl.co.in or at telephone no. 1800-222-990. Members holding shares in physical mode are requested to inform about change of address/e-mail ids/ dividend mandate/ ECS requests, if any, to the Company's Registrar and Share Transfer Agent- MCS Share Transfer Agent Ltd., Unit: Selan Exploration Technology Ltd., F-65, First Floor, Okhla Industrial Area Phase-I, New Delhi-110020. Members holding shares in Demat mode should inform their Depository Participants (DP) about such change.

The above information is being issued for the information and benefit of all members of the Company and is in compliance with the MCA Circulars and the SEBI Circular. By Order of the Board

Place: New Delhi

For SELAN EXPLORATION TECHNOLOGY LTD. Deepa Bhalla Date: 26 August 2020 Company Secretary

Niyogin Fintech Limited (L65910TN1988PLC131102)

Regd. office: MIG 944, Ground Floor, TNHB Colony, 1st Main Road, Velachery, Chennai, Tamil Nadu- 600042 Corporate office: Neelkanth Corporate IT Park, 311/312, 3rd Floor, Kirol Road, Vidyavihar (W), Mumbai - 400086

E-mail id: info@niyogin.in Website: www.niyogin.com NOTICE OF 32ND ANNUAL GENERAL MEETING, REMOTE E-VOTING AND BOOK CLOSURE

NOTICE is hereby given that the 32nd Annual General Meeting (AGM) of the members of Niyogin Fintech Limited (the 'Company') will be held on Thursday, September 17, 2020 at 4.00 p.m. (IST) through Video Conferencing ('VC')/ Other Audio Visual Means ('OAVM') to transact the business as set out in the Notice of AGM In view of the continuing Covid-19 pandemic, pursuant to the General

Circular numbers 20/2020, 17/2020, 14/2020 issued by the Ministry of

Corporate Affairs ('MCA') and Circular number SEBI/HO/CFD/CMD1/CIR/ P/2020/79 issued by the Securities and Exchange Board of India ('SEBI' (hereinafter collectively referred to as the 'Circulars'), companies are allowed to hold AGM through VC/ OAVM, without physical presence of the members at a common venue. In compliance with the Circulars, the AGM of the Company will be held through VC/ OAVM. Notice is hereby given that all the businesses set out in the Notice of the AGM dated July 23, 2020 pursuant to Section 108 of the Act read with

Rule 20 of the Companies (Management and Administration) Amendment Rules, 2015 and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Company is pleased to provide to its Members facility to vote through electronic voting services ('Remote e-voting') provided by National Depositories Services Limited The AGM Notice and the Annual Report for the Financial Year 2019-20 will be sent through electronic mode only, to those members whose email

addresses ae registered with the Company/ Registrar and Share Transfer Agent, Link Intime India Pvt. Ltd. and Depositories. The requirement of sending physical copies of the Notice of the AGM and Annual Report has been dispensed with pursuant to the above said Circulars. The AGM Notice and the Annual Report inter alia indicating the process and manner of evoting process is available on http://www.evoting.nsdl.com or https:// www.niyogin.com/ or the same can be obtained by sending a request at evoting@nsdl.co.in or niyogin.compliance@niyogin.in or rnt.helpdesk@linkintime.co.in. a. Date of completion of dispatch of August 26, 2020

	AGM Notice	, , , , , , , , , , , , , , , , , , ,			
b.	Cut-off date for determining the shareholders who shall receive the Annual Report	August 14, 2020			
C.	Date and time of commencement of voting through electronic means	September 14, 2020 at 9:00 a.m.			
d.	Date and time of end of voting through electronic means	September 16, 2020 at 5:00 p.m.			
e.	Date and time beyond which e-voting shall be disabled by NSDL for voting thereafter	September 16, 2020 at 5:00 p.m.			
Only those Members / shareholders, who will be present in the AGM through					

to vote through e-Voting system in the AGM. Members who have voted through Remote e-voting will be eligible to attend

OC/ OAVM facility and have not casted their vote on the resolutions through

remote e-Voting and are otherwise not barred from doing so, shall be eligible

the AGM. However, they will not be eligible to vote at the AGM.

The voting rights of the members shall be in proportion to their shares of the paid-up equity share capital of the Company as on the cut-off date of i.e. September 11, 2020. Any person, who acquires shares of the Company and becomes member of the Company after August 14, 2020 i.e. the date considered for dispatch of AGM Notice and holding shares as of the cutoff i.e. September 11, 2020, may refer to instructions for e-voting as set out in the Notice of the AGM to cast their votes or may send a request at

In case of any queries, Members may refer to the Frequently Asked

Questions ('FAQs') for members and e-voting user manual for members

evoting@nsdl.co.in.

Place: Mumbai

Date: August 26, 2020

available at the Download sections of http://www.evoting.nsdl.com or contact Mr. Sagar S Gudhate, Manager, NSDL, 4th Floor, 'A' Floor, Trade World, Kamala Mills Compound, Senapati Bapat Marg, Lower Parel, Mumbai - 400013 or at toll free no.: 1800- 222-990 or email: evoting@nsdl.co.in. Further, Notice is hereby given pursuant to Section 91 of the Act read with Rule 10 (1) of the Companies (Management and Administration) Rules,

2014 and Regulation 42 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, that the **Register of Members and the** Share Transfer Books of the Company will remain closed from Saturday, September 12, 2020 to Thursday, September 17, 2020 (both days inclusive) for annual closing. For Niyogin Fintech Limited

> Neha Agarwal Company Secretary & Compliance Officer

ASIAN HOTELS (WEST) LIMITED

CIN: L55101DL2007PLC157518 Regd Office: Aria Tower, 6th Floor, JW Marriott Hotel, Asset Area - 4, Aerocity, Hospitality District, New Delhi - 110037

Tel.: 011-41597315, E-Mail: vivek.jain@asianhotelswest.com, Website: www.asianhotelswest.com STATEMENT OF UNAUDITED FINANCIAL RESULTS FOR THE QUARTER AND THREE MONTHS ENDED JUNE 30, 2020

Standalone Consolidated Quarter ended Year Ended Quarter ended Year ended SI. (31.03.2020) (30.06.2019) (31.03.2020) (30.06.2020) (31.03.2020) (30.06.2019) (31.03.2020) **Particulars** (30.06.2020) No. (Rs. in Lacs) (Audited) (Audited) (Unaudited) (Unaudited) (Audited) (Unaudited) (Unaudited) (Audited) 1 Total income from operations 282.48 3,296.29 3,200.73 13,717.81 1,290.19 9,554.33 10,143.91 43,118.36 2 Net profit (+) / loss (-) for the period before tax (before (4,387.65)922.15 (1,299.54)187.63 (70.80)283.60 (70.84)(351.09)Extraordinary activities) 3 Net profit (+) / loss (-) for the period before tax(after (1,299.54)187.63 (70.80)283.60 (4,387.65)347.52 (351.09)922.15 Extraordinary activities) Net profit (+) / loss (-) for the period after tax (after (4,387.23)98.95 (1,298.06)84.39 (50.46)358.78 (547.27)(931.29)Extraordinary activities) 5 Total Comprehensive Income for the period (1,290.90)115.80 (51.33)386.76 (491.91)(930.79)152.69 (4,375.30)(Comprehensive Profit / (Loss) after tax and other comprehensive income after tax) 1,165.12 6 Paid-up equity share capital 1,165.12 1,165.12 1,165.12 1,165.12 1,165.12 1,165.12 1,165.12 Basic and diluted earnings per share (before extraordinary items) of Rs. 10 (in Rs.) - non-annualised Basic 0.72 3.08 (7.99)(11.14)(0.43)(37.65)(4.70)0.85

Note:

Diluted

The above is an extract of the detailed format of Quarter and Three Months ended Un-audited Financial Results filed with the Stock Exchange under Regulation 33 of the SEBI(Listing Obligation and Disclosure Requirements) Regulations, 2015. The full format of the said Financial Results are available on Company's website (http://www.asianhotelswest.com) and will also be available on the webiste of BSE Limited (http://www.bseindia.com) and the National Stock Exchange of India Limited (http://www.nseindia.com).

(0.43)

3.08

(37.65)

0.72

By order of the Board of Directors

Kolkata

(7.99)

(4.70)

0.85

SANDEEP GUPTA **EXECUTIVE WHOLE - TIME DIRECTOR** DIN: 00057942

financialexp.ep. in





Dated: 25th August, 2020

Place: New Delhi



(11.14)



CLASSIFIED **ADVERTISEMENT**



প্রয়াত চিন্ময় ফুকন

আমাক শোকসাগৰত পেলাই এব আকস্মিক দুৰ্ঘটনাত পতিত হৈ যোৱা ১৯ আগষ্টত আমাৰ মৰমৰ পুত্র/দাদা/ভতিজা চিন্ময় ফুকনে অনন্তধামলৈ গতি কৰিলে। এই দুখৰ সময়ত আমাৰ যিসকল সদাশয় ব্যক্তিয়ে শাৰীৰিকভাৱে আমাৰ কাষত থিয় দি আৰু ফোনযোগে যোগাযোগ কৰি আমাক সমবেদন জনালে, তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ লগতে অহা ২৮ আগষ্ট শুকুৰবাৰ আৰু ২ ছেপ্টেম্বৰ বুধবাৰে আমাৰ নিজা বাসগৃহত মৃতকৰ আদ্যশ্ৰাদ্ধ, মৎস্যস্পৰ্শ আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেয়েহে সকলোকে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনালোঁ

শোকসন্তপ্ত পৰিয়ালবৰ্গ -ধীৰেন্দ্ৰ নাথ ফুকন (পিতৃ) নীলিমা দত্ত ফুকন (মাতৃ) ৰিজুমণি ফুকন (খুড়ীদেউ) কৰবী ফুকন (ভনী) উপাসনা ফুকন (ভনী) জাঁজী, হাঁহচৰা বাইলুং গাঁও যোৰহাট, মঃ ৯৪৩৫৫৬৫১২১

SITUATION VACANT

A Leading Car Cleaning Servicing Company requires Cleaners - 4 nos ...Both Part Time / Full Time jobs available, Salary - Upto Rs

Contact - 6901262058 / 9707654375, Website www.shinycarz.com

AFFIDAVIT

I. Shri Binod Hazarika, S/o Late Aniram Hazarika, R/o Vill- P/s Gogamukh Nagaon, Dist-Dhemaji Assam, have declared that Smt. Gitanjali Gogoi Hazarika is my wife and her name is recorded as Gitanjali Gogoi and her father's name is recorded as Deva Gogoi in her HSLC Admit Card. Her name is recorded as Gitanjali in my Bdicharge Book of Army (AUTHAA SEC23) GME RECORDD LETTER NO 1508/T-2/15/CA-2 (MP Dated 12.01.2019. I hereby declared that the names Gitanjali Gogoi Hazarika Gitaniali Gogoi, Geetanial are of my wife's own name and same person vide an Affidavit dated 11/08/2020 sworn before the Notary Dhemaji, Assam.

AFFIDAVIT

যোৱা ১১-০৮-১০১০ তাৰিখে ন'টাৰীত শপতনামাযোগে মোৰ পত্ৰৰ নাম RANUJ YEIN ৰ পৰিৱৰ্তে RONUJ YEIN আৰু জন্ম প্ৰমাণপত্ৰ পঞ্জীয়নৰ তাৰিখ ২৬-০৬-২০০৭ ৰ পৰিৱৰ্তে ২৬-১২-২০০৭ কৰিলো। এতিয়াৰে পৰা উক্ত নাম আৰু তাৰিখহে প্ৰযোজ্য হব।

অনিল য়েইন পানীমিৰি গাঁও, ডাকঃ কলাখোৱা চাৰিআলি, থানা ঃ বৰবৰুৱা, ডিব্ৰুগড় (অসম)

URGENT REQUIRED Urgent requirement an

experienced of male/ female Automatic Agarbatti Machine Operator for Agarbatti manufacturing unit at Tihu. Dist. Nalbari, Assam Salary negotiable. Contact: 94350-13297,

74780-04287

পাত্ৰীৰ আৱশ্যক আমাৰ ৩৩ বছৰীয়া পুত্ৰৰ বাবে

সৰল আৰু ঘৰুৱা অসমীয়া ছোৱালীৰ আৱশ্যক, সৰু পৰিয়াল, লুধিয়ানাৰ সংশ্লিষ্ট পৰিয়াল, নিজা ঘৰ আছে। যোগাযোগ- ৮৮৩৭৬-২৪৩৪৮

SITUATION VACANT

Urgently need Accountant / Entry/Receptionist/ Tally Caller/ Showroom Boy Girl, Office Boy, Field Executive, Electrician Security Supervisor, Guard, Loan Recovery Executive (All Assam) Qualification: HS

Graduation + (two wheeler must). Monthly income 30,000 + Factory Assistant (Sonapur-Chaigaon-Boko) Contact: City Agency.Com Ph: 99579-56703, 98640 69159.

LOST

I have lost my HSLC passed original certificate bearing Roll-B09-502 No.0224 of 2009. Prafulla Chetiya, S/o Padma Kumar Chetia and Riju Chetiya, Chetia Gaon Dhakuakhana.

AFFIDAVIT

My actual and correct name is Muhibur Rahman.But some ducuments Wrongly printed MD. Mohibur Rahman and my actual and correct date of birth is 5/2/ 1985 but in my PAN card my date of birth has been wrongly recorded as 10/5/ 1985, Affidavit done for

Muhibur Rahman S/o: Abdul Matin Vill:Udmari, Doboka, Hojai

LOST

I'm Mavabi krishnatri. D/O -Pankaj Mahanta of Vill. and P.O. Senchuwa, Dist Nagaon, declared that I have lost my LICI policy, no. 481760778 Which is the name of Mamu Mahanta. Mamu Mahanta is my nickname and Mayabi krishnatri is the same person. I want to change that LICI policy holder name from Mamu Mahanta to Mayabi krishnatri.

RE-SALE NOTICE

This is for general information to all Concerned that under the provision made in Assam Sale of Forest Produce Coupes and Mahal Rules, 1977 (Amendment Rule, 2000) sealed tender affixing non-refundable court fee stamps worth of Rs. 8.25 (Rupees Eight and paisa twenty five) only on the tender form are hereby invited for resale of Timber lots, Firewood lots and Scrap lot under Dhemaii Division. The tender will be received in all working days upto 10-09-2020 (upto 3.00 P.M. IST) by the undersigned. If the Office remains closed for any reason on the last date of receiving tender, the next working day will be fixed for receiving tender (upto 3.00 P.M IST). Details terms and conditions of the timber lots shall be available in the detailed sale notice which can be procured from the office of the undersigned during office hours on payment of Rs. 50.00 (fifty) only per copy sale notice and Rs.5.00 (Five) per copy of tender form in the form of Bank Draft/ Banker's Cheque, which are non refundable.

Divisional Forest Officer, Dhemaji Division

Janasanyog/C/3650/20

SHORT TENDER NOTICE

Sealed quotation affixing court fees stamp of Rs. 8.25 (Rupees eight and paise twenty five) only are hereby invited on behalf of the Govt. of Assam from the manufacturer/ authorized dealer Sub-dealer/Agents for supply of Milk Crates, Aluminium Cans and Insulated Boxes for milk and milk products for use in Central Dairy ,Khanapara, under the office of the Superintendent, Town Milk Supply Scheme, Khanapara, Guwahati-22 to be procured under Annual Budget 2020-21, and will be received by the office of the undersigned upto 14.00 hours of 31/08/2020 and will be opened on the same date at 15.00 hours in presence of participating tenderers / or their authorized representative.

Prospective bidders may obtain the details of the items and the Bidding Documents from the Superintendent Town Milk Supply Scheme, Khanapara, Guwahati-22, during the office hours on a working days from 24/08/2020 to 31/08/2020 by paying Rs.100.00 in cash /draft in favour of Superintendent ,Town Milk Supply Scheme Khanapara, Guwahati-22.

Sd./- Superintendent. Town Milk Supply Scheme Khanapara, Guwahati- 22

Janasanyog/C/3625/20

SHORT TENDER NOTICE

Sealed quotation affixing court fees stamp of Rs. 8.25 (Rupees eight and paise twenty five) only are hereby invited on behalf of the Govt. of Assam from the manufacturer/ authorized dealer Sub-dealer/Agents for supply of Laboratory Equipments for use in Central Dairy, Khanapara, under the office of the Superintendent, Town Milk Supply Scheme, Khanapara, Guwahati-22 to be procured under Annual Budget 2020-21, and will be received by the office of the undersigned upto 14.00 hours of 31/08/2020 and will be opened on the same date at 15.00 hours in presence of participating tenderers or their authorized representative.

Prospective bidders may obtain the details of the items and the Bidding Documents from the Superintendent Town Milk Supply Scheme, Khanapara, Guwahati-22, during the office hours on al working days from 24/08/2020 to 31/08/2020 by paying Rs.100.00 in cash /draft in favour of Superintendent. Town Milk Supply Scheme Khanapara, Guwahati-22.

> Sd./- Superintendent, Town Milk Supply Scheme Khanapara, Guwahati- 22

Janasanyog/C/3629/20

GREENPANEL*

গ্রীণপেনেল ইণ্ডাম্ব্রাজ লিমিটেড

পঞ্জীকৃত কাৰ্যালয় ঃ মাকুম ৰোড, তিনিচুকীয়া, অসম-৭৮৬১২৫, ভাৰত কৰ্পোৰেট কাৰ্যালয় ঃ থাপৰ হাউচ, ২য় মহলা, ১৬৩, এছ.পি. মুখাজী ৰোড, কলকাতা-৭০০০২৬, ভাৰত ফোন নং (০৩৩)-৪০৮৪-০৬০০, ফেক্স নং (০৩৩) ২৪৬৪-৫৫২৫, CIN: L20100AS2017PLC018272

ই-মেইলঃ investor.relations@greenpanel.com, ৱেবচাইটঃ www.green<mark>panel.</mark>com

<u>৩য় বাৰ্ষিক সাধাৰণ সভা আৰু ই-ভোটিং তথ্যৰ জাননী</u>

ইয়াৰ দ্বাৰা জনোৱা হয় যে গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ("কোম্পানী") সদস্যসকলৰ ০য় বাৰ্ষিক সাধাৰণ সভাখন ("এজিএম") অহা ১৮ **ছেপ্তেম্বৰ, ২০২০ শুকুৰবাৰে** দিনৰ ১১.০০ বজাত (ভাৰতীয় মান সময়) ভিডিঅ'-কনফাৰেন্স ('ভিচি')/অন্য অডিঅ'-ভিজুৱেন্ মাধ্যমেৰে ('অ'এভিএম') জৰিয়তে এজিএমৰ জাননীত সন্নিবিষ্ট বিষয়সমূহ সম্পাদন কৰাৰ বাবে অনুষ্ঠিত হ'ব। বাৰ্ষিক সাধাৰণ সভাৰ জাননী আৰু ৩১ মাৰ্চ, ২০২০ তাৰিখে অন্ত পৰা বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন ১৯ আগষ্ট, ২০২০ তাৰিখে সেইসকল সদস্যলৈ ইলেকট্ৰনিক যোগে প্ৰেৰণ কৰা হৈছে যিসকলে তেওঁলোকৰ ইমেইল ঠিকনা কোম্পানী কোম্পানীৰ ৰেজিষ্ট্ৰাৰ আৰু ট্ৰেন্সফাৰ এজেণ্ট ('আৰটিএ)/ ডিপোজিটৰী পাৰ্টিচিপেণ্টও পঞ্জীকৃত কৰিছে আৰু যাৰ নাম ১৪ আগষ্ট, ২০২০ ৰ লেনদেন সমাপ্তিত সদস্যসকলৰ ৰেজিষ্ঠাৰত ওলাইছে। ওপৰোক্ত নথিপত্ৰসমূহৰ কায়িক কপি কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৱাৰা জাৰি কৰা জেনেৰেল চাৰ্কুলাৰ নং ১৪/২০২০দিনাংক ৮ এপ্ৰিল, ২০২০, ১৭/২০২০ দিনাংক ১৩ এপ্ৰিল, ২০২০ আৰু ২০/২০২০দিনাংক ৫ মে', ২০২০ আৰু ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ডৰ দ্বাৰা জাৰি কৰা চাৰ্কলাৰ ন এছইবিআই/এইচঅ'/চিএফডি/চিএমডি/১/চিআইআৰ/পি/২০২০/৭৯ দিনাংক ১২ মে' ২০২০ অনুসৰি সদস্যসকললৈ প্ৰেৰণ কৰা হোৱা নাই।

কোম্পানী আইন, ২০১৩ ৰ ১০৮ অনুচ্ছেদৰ ব্যৱস্থাৱলী মানি চলি লগতে কোম্পানী প্ৰিচালনা আৰু প্ৰশাসন) নিয়ম, ২০১৪ ৰ নিয়ম ২০ পঢ়ি, কোম্পানী (প্ৰিচালনা আৰ প্ৰশাসন) সংশোধন নিয়ম, ২০১৫ দ্বাৰা সংশোধিত আৰু এছইবিআই বিধি (তালিকাকৰণ বাধ্যবাধকতা আৰু ঘোষণাৰ প্ৰয়োজনীয়তা) বিধি, ২০১৫ ৰ বিধি ৪৪ অনুসৰি কোস্পানীয়ে গাৰ্ষিক সাধাৰণ সভাত লেনদেন কৰিবলগীয়া বিষয়বস্তুসমূহত ইলেকট্ৰনিক মাধ্যমেৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কোম্পানীৰ সকলো সদস্যক ৰিমোট ই-ভোটিং সুবিধ অৰ্থাৎ এজিএমৰ স্থানৰ বাহিৰেও অন্য ঠাইৰ পৰা ইলেক্ট্ৰনিক যোগে ভোটিং) প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হৈছে যিটো চেণ্ট্ৰেল ডিপোজিটৰী চাৰ্ভিছেচ (ইণ্ডিয়া) লিমিটেড

- চিডিএছএল) দ্বাৰা প্ৰদান কৰা হ'ব। সকলো সদস্যকে ইয়াৰ দ্বাৰা জনোৱা হয় যে ঃ (ক) ৰিমোট ই-ভোটিং আৰম্ভ হ'ব ১৫ ছেপ্তেম্বৰ, ২০২০ ৰ ভাৰতীয় মান সময় পুৱ ৯.০০ বজাত আৰু সমাপ্ত হ'ব ১৭ ছেপ্তেম্বৰ, ২০২০ ৰ ভাৰতীয় মান সময় আৰ্বেটি ৫.০০ বজাত। ইয়াৰ পিছতেই ৰিমোট ই-ভোটিঙৰ এই সুবিধা ব্যাহত কৰা হ'ব।
- খে) কাট্-অফ তাৰিখত অৰ্থাৎ ১১ ছেপ্তেম্বৰ, ২০২০ তাৰিখত কায়িক অথবা ভৌতিব আকাৰত কোম্পানীৰ শ্বেয়াৰ ৰখা সদস্যসকলেহেএজিএমত ই-ৰিমোট ভোটিং আৰু ভোটিং কৰাৰ অধিকাৰ পাব।
- (গ) কোনো ব্যক্তি, যিয়ে কোম্পানীৰ শ্বেয়াৰ হস্তগত কৰিছে আৰু এজিএমৰ জাননী প্ৰেৰণৰ পাছত কোম্পানীৰ সদস্যত পৰিণত হৈছে আৰু কাট্-অফ তাৰিখত অৰ্থাণ ১১ ছেপ্তেম্বৰ, ২০২০ তাৰিখত কোম্পানীৰ শ্বেয়াৰ ৰাখিছে তেনে ব্যক্তিয়ে লগইন আইডি আৰু পাছৱৰ্ড সংক্ৰান্তত জাননীত দিয়া নিৰ্দেশনাৱলী পঢ়ি চোৱাটো প্ৰয়োজন হ'ব যিটো কোম্পানীৰ ৱেবচাইট অৰ্থাৎ www.greenpanel.com ত উপলৱ আৰু এইক্ষেত্ৰত কোনো প্ৰশ্ন অথবা সহায়তাৰ বাবে কোম্পানীৰ আৰটিএক যোগাযো
- ্ঘ) <mark>ওপৰোক্ত কাট্-অফ তাৰিখৰ কৰ্মৰত সময়ৰ শেষত কায়িক অথবা ভৌতিক আকাৰত</mark> শ্বেয়াৰ ৰখা আৰু ৰিমোট ই-ভোটিং যোগে ভোটদান সাব্যস্ত নকৰা কোম্পানীৰ সদস্যসকলে ই-ভোটিং পদ্ধতিৰ জৰিয়তে এজিএমত তেওঁলোকৰ ভোটদান সাব্যস্ত
- ঙ) ৰিমোট ই-ভোটিং যোগে ভোটদান সাব্যস্ত কৰাৰ পাছতো এজন সদস্যই সভাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু এজিএমত তেওঁক পুনৰ ভোটদান কৰিবলৈ দিয়া নহ'ব সদস্যই এবাৰ ভোটদান কৰিলে তেওঁক পৰৱৰ্তী সময়ত সলনি কৰিবলৈ বা পুনৰ
- ্ছ) এজিএমৰ জাননী কোম্পানীৰ ৱেবচাইট www.greenpanel.com, বিএছই লিমিটেডৰ ৱেবচাইট www.bseindia.com আৰু নেশ্বনেল স্টক এক্সছেঞ্জ অব ইণ্ডিয়া লিমিটেডৰ ৱেবচাইট www.nseindia.com আৰু চিডিএছএল ৱেবচাইট www.cdslindia.com তো উপলব্ধ।
- জ) এজিএমত উপস্থিত আৰু ই-ভোটিং পদ্ধতিৰে ই-ভোটিং সংক্ৰান্তত যিকোনো প্ৰশ্ন বা বিষয়বস্তুৰ বাবে সদস্যসকলে ফ্রেকরেণ্টলী আস্কড করেশ্বনছ (প্রায়ে সোধা প্রশ্ন আৰু www.evotingindia.com ৰ শাখাত উপলব্ধ ই-ভোটিং ইউজাৰ মেন্যুৱেল চাব পাৰে অথবা helpdesk.evoting@cdslindia.com লৈ এটি ইমেইল লিখিব পাৰে অথবা শ্ৰী নীতিন কণ্ডাৰ (০২২-২৩০৫৮৭৩৮) অথবা শ্ৰী মেহবুব লাখনী (০২২-২৩০৫৮৫৪৩) অথবা শ্ৰী ৰাকেশ দালৱী (০২২-২৩০৫৮৫৪২) ক যোগাযোগ কৰিব পাৰে।

তাৰিখ ঃ ২৬ আগষ্ট, ২০২০ স্থান ঃ কলকাতা

ভোটদান কৰিবলৈ অনমতি দিয়া নহ'ব।

গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ হৈ লৱকুশ প্রসাদ কোম্পানী সচিব আৰু এভিপি - ন্যায়িক

স্থানঃ গুৱাহাটী

তাৰিখঃ ২৭/০৮/২০২০

প্ৰশান্ত ৰাজগুৰুসহ তিনিজনলৈ ৰাষ্ট্ৰীয় কৰ'না যোদ্ধা বঁটা

'আমাৰ অসম'ৰ কামাখ্যাৰ প্রতিবেদক, ২৬ আগস্ট ঃ 'প্রাগ নিউজ'ৰ মুখ্য সম্পাদক, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক হিউমেন ৰাইটছ ইণ্টাৰনেশ্বনেল ফেডাৰেশ্বনে প্ৰদান কৰে ৰাষ্ট্ৰীয় কৰ'না যোদ্ধা বঁটা। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত

অনুষ্ঠানত বিশিষ্ট এক সাংবাদিকগৰাকীৰ লগতে আৰ্মিৰ কমাণ্ডিং ইণ্ডিয়ান কৰ্ণেল ৰাহুল আৰু অফিচাৰ আৰক্ষী বিষয়া তাহেৰুদ্দিন আহমেদকো উক্ত বঁটা প্রদান কৰা হয়। ফেডাৰেশ্বনৰ সঞ্চালিকা বর্ণালী শর্মা বৰুৱাই

ভাৰতীয় স্টেট বেংক

প্রভাৱিত সম্পদ আদায় শাখা গনেছাৰ স্কোৱেৰ, ২য় মহলা, এম.আৰ.ডি. ৰোড, বামুণীমৈদাম, গুৱাহাটী-২১ ফোন নং ঃ ০৩৬১-২৬৫৫১৫০/১৫৪, ফেক্স নং ঃ ২৬৫৫১৫৫ ইমেইল ঃ sbi.18399@sbi.co.in

নিলাম জাননী

ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা বিত্তীয় সাহায্য যোগান ধৰা আৰু সংশ্লিষ্ট দোষী ঋণীৰ পৰা জব্দ কৰ নিম্নলিখিত বাহন বিক্ৰীৰ বাবে উপলব্ধ। এই বাহন ক্ৰয় কৰিব বিচৰা আগ্ৰহী ব্যক্তিয়ে বাহনৰ কায়িব পৰিদৰ্শন আৰু বাহনৰ সবিশেষ বিৱৰণৰ বাবে নিম্নস্বাক্ষৰকাৰীৰ সৈতে যোগাযোগ কৰিব পাৰে অফাৰ পত্ৰৰ সৈতে সুত মুক্ত আমানত ধন জমাৰ বাবদ বাহনৰ আমানত ধন জমা হিচাপে এছবিআই এছএআৰবি, গুৱাহাটীৰ নামত গুৱাহাটীত পৰিশোধযোগ্য ঘূৰাই দিয়া /মিলাই লোৱা যোগ ১,১৫,০০০/- টকা (এক লাখ পোন্ধৰ হাজাৰ টকা মাত্ৰ)ৰ বেংকাৰ্চ চেক/ডিমাণ্ড ড্ৰাফ্ট অথবা পে অৰ্ডাৰ সংলগ্ন কৰিব লাগিব। আগ্ৰহী ক্ৰেতাই তেওঁলোকৰ অফাৰসমূহ মোহৰাবদ্ধ খামত ভৰাই তাৰ ওপৰত ''বাহন নং AS-25-CC-9289 ক্ৰয়ৰ বাবে কটেশ্বন'' বুলি লিখি ১৫.০৯.২০২০ ৰ দিনৰ ২.০০ <mark>বজাৰ</mark> ভিতৰত নিম্নস্বাক্ষৰকাৰীয়ে পোৱাকৈ পঠিয়াব লাগিব। মোহৰাৱদ্ধ কটেশ্বনসমূহ অফাৰ দাখিল কৰা আগ্ৰহী ক্ৰেতাসকলৰ উপস্থিতিত ১৫.০৯.২০২০ **আবেলি** ৪.০০ **বজাত** খোল হ'ব। সফল ডাকোতাই কটেশ্বন খোলা তাৰিখৰ পৰা দহ (১০) দিনৰ ভিতৰত অথবা বেংকৰ কৰ্তৃত্বশীন বিষয়াৰ দ্বাৰা সম্প্ৰসাৰণ কৰিব পৰা যিকোনো সময়ত সম্পূৰ্ণ উদ্ধৃত্ত মূল্য বা দাম জমা দিব লাগিব অন্যথা সফল ডাকোতাই জমা কৰা আমানত ধন বাজেয়াপ্ত কৰা হ'ব আৰু বাহন(সমূহ) লগে ল*ে* বিক্ৰী কৰা হ'ব। বাহন ''য'ত যেনে অৱস্থাত আছে" তেনে পদ্ধতিত বিক্ৰী কৰা হ'ব আৰু বেংকৰ দ্বাৰ নিৰ্ধাৰণ কৰা **সংৰক্ষিত মূল্যৰ** তলত বিক্ৰী কৰা নহ'ব। নিম্নস্বাক্ষৰকাৰীৰ কোনো কাৰণ প্ৰদৰ্শন নকৰাবৈ সকলো অথবা যিকোনো অফাৰ গ্ৰাহ্য অথবা অগ্ৰাহ্য কৰাৰ অধিকাৰ সংৰক্ষিত থাকিব। এই ৰাজহুৱ জাননী লোন একাউণ্টৰ ঋণী(সকল)/গ্যাৰাণ্টৰ(সকল)ৰ প্ৰতি জাননী হিচাপেও গণ্য কৰা হ'ব সেয়েহে তেওঁলোকক নিলাম তাৰিখৰ পৰ্বে সম্পৰ্ণ ধনৰাশি পৰিশোধ কৰিবলৈ উপদেশ দিয়া হ'ল অন্যথা বাহন নিলামযোগে বিক্ৰী কৰা হ'ব আৰু বাকী থকা ধনৰাশি, যদি থাকে, তেন্তে তেওঁলোক

পৰা সুত আৰু খৰচ সহকাৰে আদায় কৰা হ'ব।								
<u>§</u>	ঋণী	বাহন	পঞ্জীয়ন নং /ইঞ্জিন নং/	সংৰক্ষিত	আমানত ধন			
নং		মেক	চাছিচ নং	মূল্য	(ইএমডি)			
~	বিকি ভৰালী,	টাটা,	AS-25-CC-9289,	১১.৫০ লাখ টকা	১.১৫ লাখ			
	পিতা - বিপুল	গেছ	ইঞ্জিন নং	(এঘাৰ লাখ পঞ্চাশ	টকা			
	ভৰালী,	টেংকাৰ,	71F84395221	হাজাৰ টকা মাত্ৰ)	(এক লাখ			
	শেৱালি পথ,	মডেল নং	চাছিচ নং		পোন্ধৰ হাজাৰ			
	হাতীগাঁও,	LPS	MAT503020H-		টকা মাত্ৰ)			
	গুৱাহাটী-৩৮	3518	AG06396					
1	-5-8		I	I				

চাংসাৰিৰ চামিল যাৰ্ডত বাহন পৰিদৰ্শন কৰিব পৰা যাব।

মুখ্য প্রবন্ধক, (কর্তৃত্বশীল বিষয়া)

NEMCARE

G. S. Road, Bhangagarh, Guwahati -781005 (CIN: U85110AS1995PTC004617)

নৰ্থ ইস্ট মেডিকেল কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ প্ৰাঃ লিঃৰ (CIN: U85110AS1995PTC004617) পঞ্চবিংশতিতম বাৰ্ষিক সাধাৰণ সভাৰ জাননী আৰু ই-ভোটিঙৰ তথ্য

কোস্পানী আইন, ২০১৩ ৰ সকলো প্ৰয়োজ্য ব্যৱস্থাৱলী আৰু তাত সন্নিৱিষ্ট নিয়মসমূহ মানি চলি লগতে জেনেৰেল চাৰ্কুলাৰ নং ১৪/২০২০দিনাংক ৮ এপ্ৰিল, ২০২০, জেনেৰেল চাৰ্কুলাৰ নং ১৭/২০২০ দিনাংক ১৩ এপ্ৰিল, ২০২০ আৰু জেনেৰেল চাৰ্কুলাৰ নং ২০/২০২০দিনাংক ৫ মে', ২০২০ পঢ়ি লগতে হৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰণালয় ("এমচিএ") ৰ দ্বাৰা জাৰি কৰা অন্য প্ৰযোজ্য চাৰ্কুলাৰ তথা ব্যৱস্থাৱলী মানি চলি কোম্পানীৰ পঞ্চবিংশতিতম বাৰ্ষিক সাধাৰণ সভাখন অহা ১৮ **ছেপ্তেম্বৰ**, ২০২০ শুকু**ৰবাৰে দিনৰ** ১১.০০ বজাত ভিডিঅ' কনফাৰেন্দিং ("ভিচি"/ অন্য অডিঅ'-ভিজুৱেল মাধ্যমৰ ("অ'এভিএম" জৰিয়তে বাৰ্ষিক সাধাৰণ সভা আহ্বান জাননীত নিৰ্ধাৰিত কৰা বিষয়সমূহ সম্পন্ন কৰিবলৈ অনুষ্ঠিত হ'ব নদস্যসকলে ভিচি/অ'এভিএম জৰিয়তে এজিএমত উপস্থিত থাকিবলৈ সক্ষম হ'ব অথব www.evotingindia.com ত লাইভ ৱেবকাষ্ট চাব পাৰিব। ভিচি/অ'এভিএম সুবিধাৰ জৰিয়তে দভাত অংশগ্ৰহণ কৰা সদস্যসকলক কোম্পানী আইন, ২০১৩ ৰ ১০৩ অনুচ্ছেদৰ অধীনত কোৰামৰ

প্ৰাসংগিক চাৰ্কুলাৰসমূহ মানি চলি, এজিএমৰ জাননী লগতে ২০১৯-২০ বিত্তীয় বৰ্ষৰ হিচাপকৃত বিত্তীয় প্ৰতিবেদন, লগতে বোৰ্ডৰ ৰিপোৰ্ট, হিচাপ পৰীক্ষকৰ ৰিপোৰ্ট আৰু সংলগ্ন কৰিবলগীয়া অন্য যাৱতীয় ন্থিপত্ৰসমহ ২৬ আগষ্ট, ২০২০ তাৰিখে কোম্পানীৰ সেইসকল সদস্যলৈ প্ৰেৰণ কৰা হৈছে, যিসকলৰ ই-মেইল ঠিকনা কোম্পানীত পঞ্জীকত কৰা আছে। ওপৰোক্ত নথিপত্ৰসমহ কোম্পানীৰ ৱেবচাইট nemcarehospital.in আৰু চিডিএছএল'ৰ www.evotingindia.com তো

এজিএমৰ জাননীত উল্লেখ কৰা নথিপত্ৰসমূহ এই জাননীৰ প্ৰচলনৰ তাৰিখৰ পৰা এজিএমৰ তাৰিখ পৰ্যন্ত কোনো মাচুল অবিহনে ইলেকট্ৰনিক মাধ্যমেৰে সদস্যসকলৰ পৰিদৰ্শনৰ বাবে উপলব্ধ থাকিব।

সেই নথিপত্ৰসমূহ চাব বিচৰা সদস্যসকলে office.nemcare@gmail.com ত ইমেইল পঠিয়াব পাৰে।

এজিএমৰ সময়ছোৱাত ৰিমোট ই-ভোটিং আৰু ই-ভোটিঙৰ নিয়মাৱলী

কোম্পানীয়ে ইয়াৰ সদস্যসকলক এজিএমত ইলেকটনিক মাধ্যমেৰে (''ইভোটিং) গহীত কৰিবলগীয়া প্ৰস্তাৱত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত ("ৰিমোট ই-ভোটিং") কৰাৰ সুবিধা পদান কৰিছে। সদস্যসকলে তলত উল্লেখ কৰা তাৰিখত চিডিএছএলৰ ইলেকটনিক ভোটিং পদ্ধতি ব্যৱহাৰ কৰি ৰিমোট যোগে ভোটদান কৰিব পাৰিব। তদুপৰি, ইলেকট্ৰনিক ভোটিং াদ্ধতিৰ জৰিয়তে ভোটদান কৰাৰ সবিধাও এজিএমত ("ইনষ্টা পোল") উপলব্ধ থাকিব আৰু এজিএমত উপস্থিত সদস্যসকল যিয়ে ৰিমোট ই-ভোটিঙৰ দ্বাৰা তেওঁলোকৰ ভোটদান কৰা নাই। তেওঁলোকে ইন্টা পোলৰ জৰিয়তে এজিএমত ভৌটদান কৰিবলৈ সক্ষম হ'ব। কোম্পানীয়ে ই-ভোটিং সবিধা প্ৰদান কৰিবলৈ এজেন্দি হিচাপে চিএছডিএলৰ সেৱা নিযক্ত কৰিছে।ই-ভোটি সম্বন্ধীয় তথ্য আৰু নিয়মাৱলী লগতে ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ সবিশেষ বিৱৰণ সদস্যসকললৈ ইমেইলৰ দ্বাৰা পঠিওৱা হৈছে। উক্ত লগইন বিশ্বাসযোগতাসমূহ ভিচি/অ'এভিএম জৰিয়তে এজিএমত উপস্থিতিৰ বাবে ব্যৱহাৰ কৰা হ'ব।

ভৌতিক আকাৰ, কায়িক আকাৰত শ্বেয়াৰধাৰী সদস্যসকলৰ দ্বাৰা ৰিমোট ই-ভোটিং আৰু ইন্ষ্টা পোলৰ দ্বাৰা ভোটিং আৰু যিসকল সদস্যই তেওঁলোকৰ ইমেইল ঠিকনাসমহ পঞ্জীয়ন কৰা নাই তেওঁলোকৰ বাবে ইয়াৰ ধৰণ এজিএমৰ জাননীত প্ৰদান কৰা হৈছে আৰু কোম্পানীৰ ৱেবচাইট nemcarehospital.in আৰু চিডিএছএলৰ ৱেবচাইট www.evotingindia.com তো উপলব্ধ আছে।

ৰিমোট ই-ভোটিং সবিধা নিম্নলিখিত ভোটিং সময়ছোৱাত উপলব্ধ হ'ব ঃ ৰিমোট ই-ভোটিং আৰম্ভণি 💈 ১৪ ছেপ্তেম্বৰ, ২০২০ ৰ পুৱা ৯.০০ বজাত

ৰিমোট ই-ভোটিং সমাপ্তি ঃ ১৭ ছেপ্তেম্বৰ, ২০২০ ৰ আবেলি ৫.০০ বজাত ওপৰোক্ত তাৰিখ আৰু সময়ৰ পাছত ৰিমোট ই-ভোটিং কৰিবলৈ অনুমতি দিয়া নহ'ব আৰু উক্ত সময়সীমা উকলি যোৱাৰ লগে লগেই চিএছডিএলৰ দ্বাৰা ৰিমোট ই-ভোটিং মডুল নিস্ক্ৰিয়

কৰা হ'ব। এগৰাকী ব্যক্তি যাৰ নাম দিপোজিট্ৰীৰ দাৰা বজাই ৰখা ৰেজিয়াৰত কাট্-অফ তাৰিখ অৰ্থাৎ ২০ আগষ্ট, ২০২০ বৃহস্পতিবাৰলৈ নথিভুক্ত আছে, কেৱল তেওঁহে ৰিমোট ই-ভোটিঙৰ সুবিধা গ্ৰহণ কৰিবলৈ অথবা এজিএমত অংশগ্ৰহণ কৰিবলৈ আৰু ইনষ্টা পোলৰ জৰিয়তে ভোটদান কৰাৰ অধিকাৰ পাব।

অনুসন্ধানৰ পাছত কোম্পানী/চিডিএছএল য়ে তেওঁলোকৰ লগইন বিশ্বাসযোগ্যতা তেওঁলোকৰ ই-মেইল ঠিকনালৈ প্ৰেৰণ কৰিব।

এজিএমৰ জাননী প্ৰেৰণৰ পাছত কোম্পানীৰ সদস্যত পৰিণত হোৱা আৰু কাট-অফ তাৰিখত শ্বেয়াৰ ৰখা যিকোনো ব্যক্তিয়ে এজিএমৰ জাননীত প্ৰদান কৰা ধৰণে ইউজাৰ আইটি আৰ পাছবৰ্ড ল'ব পাৰিব যিটো কোম্পানীৰ বেবচাইট আৰু চিডিএছএলৰ বেবচাইটত উপলব্ধ। তেনেকৱা সদস্যই এজিএমৰ জাননীত কোম্পানীৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া ধৰণে ই-ভোটা নিয়মাৱলী ব্যৱহাৰ কৰি তেওঁলোকৰ ভোটদান সাব্যক্ত কৰিব পাৰিব।

যিসকল সদস্যই ৰিমোট ই-ভোটিং যোগে তেওঁলোকৰ ভোটদান সাবাস্ত কৰিছে তেওঁলোকেও এজিএমত উপস্থিত থাকিব পাৰিব কিন্তু এজিএমত আকৌ ভোটদান কৰাৰ অধিকাৰ নাপাব। লভাংশ আৰু লভাংশ পৰিশোধৰ ৰেকৰ্ড তাৰিখঃ

(ক) ৩১ মাৰ্চ, ২০২০ তাৰিখে সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে কোম্পানীৰ সঞ্চালক মণ্ডলীৰ দ্বাৰা অনমোদন জনোৱা সদস্যসকলৰ লভ্যাংশ লাভৰ অধিকাৰ নিৰূপণৰ বাবে কোম্পানীয়ে ২০ আগষ্ট, ২০২০ বহুস্পতিবাৰ দিনটো ঠিৰাং কৰিছে।

(খ) এজিএমত সদস্যসকলৰ অনুমোদন সাপেক্ষে, সেইসকল সদস্যক যিসকলৰ নাম ৰেকৰ্ড তাৰিখত কোম্পানীৰ সদস্যসকলৰ ৰেজিষ্টাৰত আছে তেওঁলোকক এজিএম সমাপ্ত হোৱাৰ ৩০ দিনৰ ভিতৰত লভ্যাংশ পৰিশোধ কৰা হ'ব।

(গ) প্রাসংগিক চার্কলাৰসমূহ অনুসৰি, সেইসকল সদস্যক ইলেকটুনিক মাধ্যমেৰে লভ্যাং**শ** পৰিশোধ কৰা হ'ব যিসকল সদস্যই তেওঁলোকৰ বেংক একাউণ্ট বিৱৰণ উন্নীত কৰিছে। ডাক সেৱা স্বাভাৱিক হোৱাৰ পাছত সেইসকল সদস্যৰ পঞ্জীয়ন ঠিকনালৈ চেক প্ৰেৰণ কৰা হ'ব যিসকলে তেওঁলোকৰ বেংক একাউণ্ট বিৱৰণ উন্নীত কৰিছে। লভাংশ লাভৰ পঞ্জীয়ন আজ্ঞাৰ পদ্ধতি

সদস্যসকলক তেওঁলোকৰ সম্পূৰ্ণ বেংক একাউণ্ট বিৱৰণ কোম্পানীত office.nemcare@gmail.com ত ইমেইল কৰি (i) স্বাক্ষৰিত অনুৰোধ পত্ৰৰ স্কেন কপি য'ত সদস্যৰ নাম, ফলিঅ' নম্বৰ, বেংক বিৱৰণ (বেংক একাউণ্ট, বেংক আৰু শাখাৰ নাম আৰু ঠিকনা, আইএফএছচি, এমআইচিআৰ বিৱৰণ), (ii) পান কাৰ্ডৰ স্ব-প্ৰমাণিত কপি আৰু (iii) বাতিলকত চেক লীফ জমা কৰি ৰেজিষ্টাৰ /উন্নীত কৰাবলৈ অনুৰোধ কৰা হ'ল।

এজিএমত উপস্থিত আৰু ই-ভোটিং পদ্ধতিৰে ই-ভোটিং সন্দৰ্ভত সদস্যসকলৰ কোনো প্ৰশ্ন বা বিষয়বস্তু সুধিব বিচাৰিলে প্ৰায়ে সোধা প্ৰশ্ন ("এফএকিউ") আৰু ই-ভোটিং মেন্যুৱেল চাব পাৰে যিটো সহায়তা াাখাৰ অধীনত www.evotingindia.com ত উপলব্ধ অথবা helpdesk.evoting@cdslindia.com লৈ ইমেইল কৰিব পাৰে অথবা শ্ৰী নীতিন কুণ্ডাৰ (০২২-২৩০৫৮৭৩৮) অথবা শ্ৰী মেহবুব লাখনী (০২২-২৩০৫৮৫৪৩) অথবা শ্ৰী ৰাকেশ দালৱী (০২২-২৩০৫৮৫৪২) ক যোগাযোগ কৰিব পাৰে।

ইলেকট্ৰনিক মাধ্যমৰ দ্বাৰা ভোটিং সুবিধা সংক্ৰান্তীয় সকলো অভিযোগ শ্ৰী ৰাকেশ দালৱী. মেনেজাৰ (চিডিএছএল), চেণ্ট্ৰেল ডিপোজিটৰী চাৰ্ভিছেচ (ইণ্ডিয়া) লিমিটেড, এ উয়িং, ২৫ সংখ্যক মহলা, মাৰাথন ফিউচাৰেক্স, মফতলাল মিল কস্পাউণ্ড, এন এম যোশী মাৰ্গ, লোৱাৰ পাৰেল (পৃব), মুম্বাই-৪০০০১৩ সৈতে অথবা helpdesk.evoting@cdslindia.com লৈ ইমেইল পঠিয়াই অথবা 022-23058542/43 ত ফোন কৰি নিষ্পত্তি কৰিব পৰা যাব।

> সঞ্চালক মণ্ডলীৰ নিৰ্দেশানুসাৰে হিতেশ্বৰ বৰুৱা

পৰিচালন সঞ্চালব

অনুষ্ঠানত বঁটা প্ৰদান কৰি নিজৰ

ভাষণত ক'ভিড পৰিস্থিতিত যিসকলে নিজৰ জীৱনক তৃচ্ছ জ্ঞান কৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে তেনে ব্যক্তিসকলক এই বঁটাৰে সন্মানিত কৰা হৈছে বুলি উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কিৰণ বড়ো, ব্যৱসায়ী মনোজ কলিতা আৰু সঞ্জীৱ গোস্বামীকো প্রশস্তি-পত্রৰে সন্মান জনোৱা হয়। উল্লেখ্য, ক'ভিড পৰিস্থিতিৰ

GODOWN ON RENT

Godown of 1000 sq.ft on Rent in Beltola National Highway Main Road. Rent Rs. 25000/- per month. 9435047690.

লগত মোকাবিলা কৰি অহা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, বিধায়ক অশোক সিংহালকে কেইবাখনো ধৰি উপায়ুক্ত, আৰক্ষী সাংবাদিক, সমাজকর্মীসহ মুঠ ৮০গৰাকী ব্যক্তিক অনুষ্ঠানটোৰ তৰফৰ পৰা ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ফেকাল্টী অচিন্ত

বৰুৱা উপস্থিত থাকে।

জাননী

যিহেতু ভাৰত চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত সংখ্যালঘু প্ৰাক-মাধ্যমিক ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ হোৱা সম্পৰ্কে অসম চৰকাৰৰ দৃষ্টিগোচৰ হৈছে, সেয়েহে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্রীযুত সর্বানন্দ সোনোৱাল দেৱে চি.আই.ডি. তদন্তৰ নির্দেশ দিছে, যাতে দুষ্ট-চক্ৰসমূহ চিনাক্ত কৰি শাস্তি বিহাৰ লগতে ভৱিষ্যতে কোনো সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধাৰ পৰা বঞ্চিত নহয়।

> সংখ্যালঘু কল্যান ও উন্নয়ন বিভাগ, অসম চৰকাৰ, দিছপুৰ

Janasanyog/D/3232/20

PUBLICATION OF CORRIGENDUM

In corrigendum to the NIT No. 5088 dtd. 21/08/2020 published in Asomiya Pratidin and Niyamiya Barta (Assamese daily) on 22/08/2020 vide Janasanyog/C/ 3487/20, the tender notice in regards the below mention works is hereby withdrawn as the said work is under process of E-tendering.

Summary of works (40 Hect. in Chankhola, Lutumari RF, Kampur Range)

Advance work (C). Creation and

1st year maintenance (D) : Rs. 29,12,645/-2nd year maintenance (E) : Rs. 7,74,845/-3rd year maintenance (F) : Rs. 4,56,800/-4th year maintenance (G) : Rs. 3,69,440/-5th year maintenance (H) : Rs. 74,600/-

Total: Rs. 45,88,330/-(Rupees forty five lakhs eighty eight thousand three hundred thirty) only

Divisional Forest Officer, Nagaon Division, Nagaon

Janasanyog/C/3677/20

No. DME/ PG/54/2020/10745 **EDUCATIONAL NOTICE**

Extended Mop-up round Counseling for Selection into the Post Graduate Courses in the Medical Colleges of Assam and B.B.C.I., Guwahati for the Session 2020

In pursuance of the interim order no. WP(C) 3007/2020, dated 24/08/2020, passed by the Hon'ble Gauhati High Court, Guwahati Extended Mop-up round of counseling for admission into the Post Graduate courses in the Medical Colleges of Assam and B.B.C.I. Guwahati for the session 2020 is scheduled to be held on 29th August, 2020 and 30th August, 2020, through Online based Platform (Zoom). Candidates whose names have appeared in the State of Assam revised merit list of NEET-P.G.-2020 and who are qualified in the said merit list and who have fulfilled all the eligibility criteria for admission into P.G. courses as per Assam State P.G. Admission rules are hereby requested to appear this round counseling.

Candidates who have already been admitted through the previous rounds of counseling for this session may also take part in this Extended Mop-up round of counseling if they desire to change their subjects/ institutions.

IMPORTANT:

Janasanyog/D/3221/20

- A) The online counseling link along with instruction for logging into the PG counseling process through Zoom based platform will be notified on 28th August, 2020 evening in the official website of this Directorate www.dme.assam.gov.in.
- B) The seat matrix of available seats will be uploaded in the official website of this Directorate www.dme.assam.gov.in on 28th August, 2020 evening.
- C) For any further information candidates are requested to regularly visit this Directorate official website www.dmeassam.gov.in.
- Candidates selected in the Extended Mop-up counseling will be considered as provisionally admitted in the course subject to verification of the original documents at the time of reporting to the respective institutions

Director of Medical Education, Assam

আন্দোলনৰ নেতা প্রফুল্ল চন্দ্র গোস্বামীৰ মৃত্যু

'আমাৰ অসম'ৰ নগাঁৱৰ স্টাফ ৰিপৰ্টাৰ, ২৬ আগষ্ট ঃ অসম আন্দোলনৰ নেতা, নগাঁও চহৰৰ হয়বৰগাঁও কুশল নগৰ নিবাসী প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ বাৰ্ধক্যজনিত কাৰণত আজি বিয়লি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰফুল্ল গোস্বামী বিদেশী আন্দোলনৰ সময়ত অসম গণ সংগ্ৰাম পৰিষদৰ বিভিন্ন পদত সক্ৰিয়ভাবে কাৰ্যনিৰ্বাহ কৰি নগাঁৱত আন্দোলনটো আগবঢ়াই নিয়াত সহায় কৰিছিল। কলিয়াবৰৰ ন-সত্ৰত জন্মগ্ৰহণ কৰা গোস্বামীয়ে নগাঁও চহৰৰ গড়কাপ্তানী বিভাগৰ চৰকাৰী আৱাসত থকা অৱস্থাত সেই গৃহতে অসম আন্দোলনৰ নেতাসকলে আন্দোলনৰ ৰূপৰেখা তথা পৰিকল্পনা যুগুত কৰিছিল। আজি প্ৰফুল্ল গোস্বামীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁৱত শোকৰ ছাঁ পৰে। গোস্বামীৰ মৃত্যুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ, বোৱাৰী আৰু নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে।

বকোত দুৰ্ঘটনাত মাতৃ-কন্যাৰ মৃত্যু

' আমাৰ অসম'ৰ প্ৰতিবেদক. বকো ২৬ আগষ্ট ঃ কামৰূপ জিলাৰ বকোত আজি সন্ধিয়া সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা। ৰাস্তাৰে খোজকাঢ়ি থকা মাক- জীয়েকক মহতীয়াই নিয়ে তীব্ৰ বেগী ডি আই গাড়ী এখনে। এ এচ ২৫ ই ছি ২১৪২ নম্বৰৰ ডি আই গাড়ীখনে মহতীয়াই মৃত্যু-কন্যাক। বন্দাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মাক- জীয়েকে খোজকাঢ়ি থকা অৱস্থাতে তীব্ৰ বেগী ডি আই খনে মহতীয়াই নিয়ে দুয়োকে। ফলত কামেনী মেধি (৮২) আৰু বীনা মেধি (৬০) দুয়ো নিহত হয়। ইয়াৰে বীনা মেধি এ এন এম নার্চ বুলি জানিব পৰা গৈছে।

বাগসাৰ আত্মজাহৰ ভাবকি

অসম'ৰ প্রতিবেদক, ২৬ আগস্ট ঃ বাগ্সা জিলাৰ দুই শিক্ষকৰ দুৰ্দশাই মৰ্মাহত কৰিছে বহুতকে। শিক্ষক পদ প্ৰদেশিকীকৰণৰ আশাত বন্দী দুই শিক্ষকে এতিয়া দিনে নিশাই চকুলো টকিছে। বাকসা জিলাৰ বৰমাত সাংবাদিকৰ সন্মুখত শিক্ষক দুজনে মৰ্ম বেদনা ব্যক্ত কৰে। শিক্ষক দুজন হ'ল— উদয় শৰ্মা আৰু খগেন দাস। ১৯৮৭ চনৰ ৮ আগম্ভৰ পৰা মনসা মিলন হাইস্কুলত সংস্কৃত শিক্ষক হিচাপে শিক্ষকতা কৰি আহিছে উদয় শৰ্মাই। তথ্যৰ বিসংগতিৰ বাবে প্ৰাদেশিকীকৰণৰ তালিকাত অন্তর্ভুক্ত নোহোৱাত পনৰ প্ৰ-পত্ৰ পৰণ কৰি যোগ্যতা অৰ্জন কৰে। পুনৰ ১৮ আগষ্টত প্রকাশ পোৱা তালিকাতো নাম অন্তর্ভুক্ত নহ'ল দুর্ভগীয়া শিক্ষক দুজনৰ। সেয়ে হতাশাত ভাগি পৰি দুয়োজনে শিক্ষামন্ত্ৰীক সুদৃষ্টিৰ বাবে আহ্বান জনাইছে। অন্যথা দুয়োজনে আত্মহত্যাৰ পথ বাচি লোৱাৰ ভাবুকি দিয়ে।

"JUSTICE (RETD.) SMT ANIMA HAZARIKA ONE MAN ENQUIRY COMMITTEE TO INQUIRE INTO THE MATTER OF MALPRACTICES AND IRREGULARITIES ETC. AS ALLEGED, IN THE OMR BASED EXAMINATION, FOR THE POST OF OFFICE-CUM-FIELD ASSISTANT, SAHAYAK ETC. FOR FRESH CANDIDATES. HELD ON 28th APRIL, 2019 UNDER APDCL/APGCL/AEGCL AS PER THEIR EMPLOYMENT NOTICE NO. MD/APDCL/HR/REC(2017-18)2017/85/119 DATE 14th **AUGUST, 2018"**

PUBLIC NOTICE

In furthurance of the Public Notice published in various newspapers on 21.06.2020 of the One Man Enquiry Committee headed by Justice (Retd.) Anima Hazarika, former Judge of the Gauhati High Court, which was constituted by the Govt. Of Assam, Power(Elect.) Department to inquire into the matter of malpractices and irregularities etc. as alleged in the OMR based examination for the posts of Office-cum-Field Assistant, Sahayak etc for fresh candidates held on 28th April 2019 under APDCL/APGCL/AEGCL as per their Employment Notice No. MD/APDCL/HR/REC(2017-18)2017/85/119 dated 14th August, 2018, it is hereby notified that owing to the difficulties faced by the various parties especially the public and the candidates on account of the prevailing situation caused by Covid-19 and flood in Assam, the Committee, in the interest of justice and fairness has decided to grant one more opportunity to all concerned to file their Written Statement or Representations in the manner provided in the Public Notice published on 21.06.2020 or via email to the email ID - onemanenquirycommittee@gmail.com within 2(two) weeks of publication of the instant notice. The other terms, conditions and information contained in the aforementioned Public Notice published on 21.06.2020 shall remain same.

> (F.R.Laskar, ACS) Secretary, Justice(Retd.) Smt Anima Hazarika One Man Enquiry Committee

Janasanyog/D/3240/20